

শিলাবৰ উদ্দগনিতে ১৭৯০ আষ্টাবৰ আগেয়ে হাতত শোৱা কাউষ্ট নাটকৰ বিবাট আঁচনিত গ্যটেই আকৰ্ম্ম মনোনিবেশ কৰে। অসম্পূর্ণ নাটকখনত গ্যটেই অগুৰ্ব কবিতাবে সিঙ্গ হৈ থকা দৃশ্য কিছুমান সংযোগ কৰে আৰু তাৰ এটি দ্বিতীয় ভাগো আৰম্ভ কৰে। দ্বিতীয় ভাগৰ পৰিকল্পনাত পুৰণি গ্ৰীক-সাহিত্যৰ আৰ্হি ফলবান হয়। গ্ৰীক আৰ্হিৰ নতুন দৃষ্টিভঙ্গী আৰু সংযোগ এই সময়ত বৰ্হিলেকে কুঢ়ছ, হেবমান উল্ট, ডৰটেআ আদি কাব্যতো লক্ষ্য কৰিব পাৰি। ১৭৯৬ আষ্টাবত হুয়োজন কৰিয়ে কিছুমান ব্যঙ্গ-কবিতা প্ৰকাশ কৰে। সেই সময়ৰ সাধনাৰ অভাৱ থকা বিলাসী বচনাকাৰসকলক লক্ষ্য কৰি এই ব্যঙ্গ নিষ্কেপ কৰা হৈছিল। শিলাবৰ প্ৰভাৱতে গ্যটেই পুৰণি জনগীতৰ আৰ্হিত মালিতা বচিবলৈ আগ রাঢ়ে। গ্যটেৰ ছাটিমান বেলাডত চহা কবিতাৰ সহজ লয় আৰু অনুদৰ্শিতা ফুটি ওলাইছিল।

হই কৰিব এই বন্ধুতাৰ সামৰণি ওচৰ চাপিল আৰু শেহৰ কেইবছৰ বয়োজ্যেষ্ঠজনতকৈ সকজনৰ প্ৰতিভাৰ বিকাশৰ কাৰণেহে বেছি উল্লেখযোগ্য। এই সময়ত গ্যটে ভাইমাৰৰ নাট্যমঞ্চৰ পৰি-চালক আৰু এই নাট্যমঞ্চতে শিলাবৰ মাবিয়া ষুড়াৰ্ট আদি বিখ্যাত নাটককেইখন অভিনীত হয়। ১৭৯৯ আষ্টাবত শিলাবে ভাইমাৰত বসতি আৰম্ভ কৰে আৰু তাতে ১৮০৫ চনত সামান্য অস্মুখৰ পাচত তেওঁ স্বৰ্গী হয়।

শিলাবৰ বিয়োগে গ্যটেক নিষ্ঠকৰা কৰে বুলিৰ পাৰি, কিম্বনো যোৱা দহ বছবত আন কোনোৱে তেওঁৰ অস্তৰৰ ইমান ওচ্বত ঠাই পোৱা নাছিল। তেওঁৰ আগ বয়সৰ শুক হেৰ্ডাবো ইতিমধ্যে আঁতবি গৈছে। বছববোৰ বাগবাব লগে লগে নতুন ভাৰধাৰা আৰু ন ন লিখক ওলাল। এইবিলাকৰ মাজত গ্যটেই অস্তৰৰ সংযোগ বোধ নকৰিলে। অৱশ্যে শ্ৰেণিবেৰ দৰে দুই-এজনে জিজহেজ্য আইষ্টাবৰ বচনাকাৰ বুলি তেওঁক অক্ষা নজনোৱা নহয়, তথাপি উনবিংশ শতকৰ

ন পরিবেশত তেওঁ প্রেরণার অভাব বোধ করিলে। সত্য, সৎ, সৌন্দর্য আদি আদর্শৰ আহিং ডাঙি দেখুওৱা নাট্যকাৰ খিলাবৰ মৃত্যুৰ লগে লগে যুগ এটিৰ পৰিসমাপ্তি ঘটিল। খিলাবৰ মৃত্যুত গ্যটেই বেজাৰ কৰিছিল এইদৰে, “বহু এজন হেকুৱালোঁ আৰু তাৰ লগতে মোৰ স্থিতিবো ( জীৱনবো ) আধা !”

## ( ৫ )

তাৰ পিচত আহিল বাজনৈতিক বিপৰ্যয়। ১৯০৬ আষ্টোৱাৰ চেপেন্স্বৰত নেপোলিয়নৰ হাতত গ্ৰহিয়া পৰাজিত হয়, আৰু ইয়াৰ ফলত গ্ৰহিয়াৰ সমৰ্থনকাৰী চাঙ্গে-ভাইমাৰৰ অকণি বাঞ্ছি ফৰাচী সৈন্যৰ হাতত মুঠিত সোমায়। ইউৰোপব্যাপি খ্যাতিমান হোৱা ভেট্টাৰৰ বচনাকাৰ গ্যটেক যাতে অঞ্জকা দেখুওৱা নহয় তাৰ বাবে নেপোলিয়নে চিপাহীবিলাকক বিশেষ নিৰ্দেশ দিয়ে। কিন্তু উৎপত্তীয়া চিপাহী তেওঁৰ দৰ সোমায় আৰু ক্ৰিষ্টিয়ানৰ সাহব কাৰণেহে তেওঁ কথমপি মৰণৰ হাত সাৰে। এই ঘটনাৰ আঠদিন পিচতে তেওঁ এই বিশ্বাসী বক্ষিতাগবাকীক বিধিমতে বিয়া কৰায়। স্বদেশৰ পদাঞ্জলে গ্যটেক বিচলিত নকৰিলে। তেওঁৰ আদৰ্শ স্বদেশৰ স্বাধীনতা নাছিল, আছিল সভ্য মানবজাতি। দ্বিতীয়তে, ফৰাচী সংস্কৃতি তেওঁ আওকান কৰিলেও কছো, ভলটেয়েৰ আদি চিষ্টাৰীৰ শিক্ষা তেওঁ আওকান কেনেকৈ কৰে। সেইকাৰণে হ্ৰাস্ব শাসন তেওঁ বিভীষিকাময় নাপালে। দুৰছবৰ পাচত তেওঁ নেপোলিয়নক এবফুটত লগ পায়। নেপোলিয়নৰ প্ৰতিভাত যি এটি বিশালতা আছিল সি তেওঁৰ শৰ্কাৰ আকৰ্ষণ কৰে, আৰু নেপোলিয়নেও তেওঁক লগ পাই—“এইজনহে মাঝুহ !” এই বুলি অৰ্ধ্য জ্ঞাপন কৰে। ভাইমাৰত দিন আকো আগৰ দৰে চলিবলৈ ধৰিলে।

১৮০৮ চনত 'ফাউন্ট'ৰ প্রথম ভাগ প্রকাশ হ'ল। তোপাশে প্রশংসনাৰ জাউৰি উঠিল। কেইবাগৰাকীও শিক্ষিতা ভিৰোতা তেওঁৰ প্রতিভাৰ সমোহনত কাৰ্য চাপিল। এই ভাটী বয়সতো তেওঁৰ অন্তৰ উদ্বাউল হ'ল আৰু মিমা হেবচুলিব নামে মহিলা এগৰাকীৰ প্ৰেৰণাতে তেওঁ কিছুমান বিতোপন ঘনেট বচনা কৰিব পাৰিলৈ। এই সময়তে আটাইভটকৈ পৰিপক্ষ উপন্থাস বাছলিব সম্বৰ্ক (ডি জালকেব-ভালচুখাক্টেন) ওলায়। ১৮১০, ঝীষ্টাবত প্রকাশ পায় ডিস্টুং উন্ট ভাৰহাইট বা কাৰ্য আৰু সত্য নামৰ বিখ্যাত আঞ্চলিক প্ৰথম খণ। বছৰবোৰ বাগৰাব লগে লগে তেওঁৰ গন্তব ঠাঁচ অনুপম হৈ পৰিছিল, আৰু কৰিতাও সতেজ প্ৰেৰণা পালে আগৰ দৰেই সবসবীয়া হৈ ওলাইছিল।

গ্যটেৰ কামবিলাক প্রায় সম্পূৰ্ণ হ'ল, মাথোন ছটি কাম হাতত থাকিল। ফাউন্ট আৰু ভিলহেন্থ আইষ্টাবৰ দ্বিতীয় খণ সম্পূৰ্ণ কৰা কামত তেওঁ এতিয়া মন পৃতি লাগিল। বাতিপুঁতাৰ সবহ সময় তেওঁ বচনাত কঢ়ালে, বাকী সময় বক্তু-বাক্তুৰ লগত আলোচনা কৰি নাইবা নতুন নতুন জ্ঞান-বিজ্ঞানৰ তথ্যবিলাকৰ সংজ্ঞে লৈ কঢ়াবলৈ থবিলৈ। কেইজনমান তৰণ শিশুই তেওঁক পুধি-গৌমি যতনাই দি সহায় কৰিলৈ। এই কেইজনৰ ভিতৰত আটাইভটকৈ উল্লেখযোগ্য হ'ল জ্ঞ-পি একাবমান। বজ্রেলে যিদিবে ডঃ অনন্তনৰ উক্তিবিলাক টোকনি কৰি বাখিছিল সেইদিবে এওঁ গ্যটেৰ কথাবিলাক লিপিৰক কৰি বাখিলৈ। একাবমানৰ বচনাত গ্যটেক অলপ সহজ আৰু বোধগম্যভাৱে দেখিবলৈ পোৱা যায়।

গ্যটেও এতিয়া এটি অনুষ্ঠান হৈ পৰিল—দেশবিদেশৰ পৰা লোক আহি তেওঁক দেখা কৰিলেছি। আটায়ে তেওঁৰ ব্যৱহাৰ আৰু দৃষ্টি-ভঙ্গীত এটি সাৰ্বজনীনতা পালে; জ্ঞানীনিৰ সুকীয়া সমস্তাই তেওঁক আকৰ্ষণ নকৰিলৈ—যেনেকৈ কৰিলৈ সভ্যতা আৰু জগতৰ সমস্তাই। হই-একে এনেকেও মন্তব্য কৰিলৈ বোলে এওঁ নিজৰ দেশৰ ভালটো

ନେଦେଥେ, ଲୋକର ଦେଶବଟୋହେ ଦେଖେ ! ଇଲଙ୍ଗର କାଳ୍ ହିଁସେ ତିଜିହେଲ୍ଲା  
ମାଇଛାବବ ଅନୁବାଦ କରିଲେ ଆକ୍ ଗ୍ୟାଟେକ ଅଭିନନ୍ଦନ ଜନାଲେ । ଆନ-  
ହାତେ ବାଇବନର ଯୁତ୍ୟର ପିଚତ ଇଲଙ୍ଗର ବୁଣ୍ଟାବ କ୍ଷଟ୍, ଆକ୍ ଇଟାଲିର  
ମାନ୍ଜନିକେ ଗ୍ୟାଟେଇ ଇଉବୋପର ଆଟାଇତ୍ତକେ ବ୍ୟକ୍ତିଶାଳୀ ଲିଖକ  
ବୁଲି ଅନୁଭବ କରିଲେ । କବିର ବିରାଶୀବହିରୀଯା ଅମ୍ବଦିନ ( ୨୮ ଆଗଷ୍ଟ,  
୧୮୩୧ ) ପାବ ହଁଲ । ଶୀତକାଳ ଏକୋ ଅନୁଖ-ବିନୁଖ ନୋହୋରାକୈ  
ଗଲ । ପିଚବ ବହବ ଦ ମାର୍ଚିତ ତେଣୁ ଶେହ କବିତା ବଚିଲେ, ୧୭ ମାର୍ଚିତ  
ଶେହ ଚିଠି ଲିଖିଲେ । ୨୧ ତାରିଖେ ଆଗବେଳା ଚକୀତ, ବହି ଥାର୍କୋତେ  
ନୀରରେ ତେଣୁର ପ୍ରାଣପରୀ ଉବି ଗଲ । ହୃଦିନମାନ ପିଚତ ବଜାଧର ଆକ୍  
ପ୍ରଜାଧରବ ସମ୍ମାନେବେ ସଜାଇ ତେଣୁର ଶବୀର ଇଲ୍‌ନଦୀର ପାବଲେ ଲୈ ଗୈ  
କାଳ୍ ଆଉପୁଷ୍ଟ ଆକ୍ ଖିଲାବର କାଷତେ ସମାଧିକ୍ଷ କବା ହୟ ।

## ( ୬ )

ଏତିଯା ଗ୍ୟାଟେର ବଚନାରଳୀର ଅଲଗ ଆଭାସ ଦିବଲେ ଜେଟି କବା  
ଥାଓକ । ତେଣୁର ପ୍ରତିଭାବ ପରିସର ଇମାନ ବହଲ ଯେ ଆଟାଇବିଲାକବ  
କଥା ଆଲୋଚନା କବା ସନ୍ତୋଷ ନହୟ । ଗ୍ୟାଟେକ ଇଉବୋପୀଯି ଧ୍ୟାତି ଦିଲେ  
ତି ମାଇଜ୍ୟେ ଡେହ ହୁମେଲ ଭେଟାବହ ବା ଭକ୍ତି ଭେଟାବର ବେହଲା  
ନାମର ଭାବବିଲାସୀ ଉପଶ୍ତାସେ । କିତାପଖନ ପ୍ରକାଶ ହୟ ୧୭୭୪ ଚନତ;  
୧୭୮୭ ଚନତ ତାବ ଦ୍ଵିତୀୟ ସଂକବଣ ଏଟି ପ୍ଲାଯ । ଏଇ ଉପଶ୍ତାସଥିନେ  
ଜାର୍ମାନ ସାହିତ୍ୟକୋ ଇଉବୋପୀଯି ସମ୍ମାନ ଦିଲେ, କିମ୍ବା ଇଯାବ ଆଗର  
ଜାର୍ମାନ ସାହିତ୍ୟର ବିଶେଷ ଶ୍ରୀ ନାହିଲ । ଏଇ କିତାପଖନର ପ୍ରେବନାତ  
ଆହେ ଲାଟ ବୁକ୍ ନାମେ କରିଯେ ଆଗ ବୟସତ ଲଙ୍ଘ ପୋରା ଗାତକ  
ଏଗବାକୀ ଆକ୍ ସେଇ ସମୟରେ ଆପୋନଘାତୀ ହେଉଳା ଡେକା ଏଜନ ।  
କଲ୍ପନାପ୍ରରଗ ଲିଖକେ ଏଇଥିନି ସମଲବେ ଯୋଗ-ବିଯୋଗ କବି କାହିମୀଟୋ  
ଗାଁଧି ଉଲିଯାଉ । ଭେଟାର କୋମଲଚିତ୍ତିଯା ଆର୍ଦେଶପ୍ରରଗ ଡେକା,

আনহাতে তেওঁৰ চিন্তা কৰা অভ্যাসো আছে। প্ৰকৃতি, ব্যক্তি আৰু  
সমাজৰ সমৰক্ষ, নিজৰ ছৰ্বলতা-সবলতা—এইবিলাকসম্পর্কে তেওঁৰ  
স্পষ্ট ধাৰণা; কিন্তু কোমলচিত্তীয়া কাৰণেই তেওঁৰ অন্তৰ্ভুত বাহিৰ  
জগতৰ প্ৰতিক্ৰিয়া গভীৰ। ছৰ্বাগ্যক্রমে খাল'ট নামে লোকৰ  
বাগদত্তা ছোৱালী এজনীয়ে তেওঁৰ অন্তৰ্ভুত বেখাপাত কৰে। খাল'টক  
নিজৰ কৰি লোৱা অসম্ভৱ বুলি জানিও তেওঁ নিজক চন্দালি নৰ  
নোৱাৰিলে। তেওঁৰ মনৰ ওপৰত নিবাশাৰ তৰপ এটা পৰি  
আছিলেই, এই ঘটনাই সেই তৰপ আৰু ডাঠ কৰিলে। বক্ষ  
এজনলৈ লিখা অন্তৰ-পৰশ্য চিঠি কেতবোৰৰ জৰিয়তে তেওঁ নিজৰ  
চিন্তাবোৰ বিশ্লেষণ কৰি দেখুৱায় আৰু পিচত বেদনাৰ ভাৰ সহিৰ  
নোৱাৰি আস্থাহত্যা কৰে।

কাহিনীটো নিচেই সাধাৰণ, অসাধাৰণ হৈছে চিঠিবোৰ লিখাৰ  
ভঙ্গী। নৈবাশ্বৰ আবেগেৰে তিতি ধকা চিঠিবোৰ বি-কোনো  
তক্ষণ পাঠককে আকৰ্ষণ কৰিব। এই উপন্যাসখন যেতিয়া ওলাল  
তেতিয়া ভোটাৰ হা-হমুনিৱাহে গোটেই ইউৰোপত পাঠকমণ্ডলাৰ  
মনৰ ওপৰত সেয়েকা বতাহ এছাটি বোৱাই পঢ়িয়ালে। নিবাশা-  
বাদী আৰু কৰ্ম্মত আছাহীন ডেকা-ডেকেৰীয়েও-জীয়াই ধকা  
অনৰ্থক বোধ কৰি ভোটাৰ পহাৰ অচুসবণ কৰিবলৈ উচ্চপিচ লগালে।  
বহুতো তক্ষ-তক্ষী বোলে আপোনদাতী হৰলৈ ধৰিলে। লাইপ্ট-  
হিক আৰু কোপেনহেগেনত আইনৰ সহায়ত কিতাপখনৰ প্ৰচাৰ বন্ধ  
কৰা হ'ল। ১৭৪৪ খ্ৰীষ্টাব্দত ইংলণ্ডত ছোৱালী এজনী মৰি ধকা  
দেখা গ'ল। তাইব গাকৰ ডলত এই কিতাপখনেই। ছোৱালী-  
জনীৰ আওমৰণৰ দোহাই দি কিছুমান মাঝুহ কিতাপখনৰ বিক্ৰী বন্ধ  
কৰিবলৈ চেষ্টিত হ'ল। আনহাতে নেপোলিয়নে এইখন হাতৰ পৰাই  
নেবা হ'ল। কিতাপখনত গঢ়টেৰ আগবঞ্চসৰ অভিজ্ঞতা কেতবোৰ  
সোমালেও ভোটাৰ তেওঁৰ আদৰ্শ নাছিল। ডেকা ভোটাৰ বেদনা  
বচনাৰীতিৰ ফালৰ পৰা কাৰ্য্যধৰ্মী।

এই প্রসঙ্গতে গ্যটের আন দুখন উপন্থাসৰো উল্লেখ কৰিব পাৰি। ভিলহেল্ম মাইষ্টার সম্পূৰ্ণ কৰি উলিয়াওঁতে কমেও ডেৰ কুবি বছৰ লাগে। উপন্থাসৰ নায়কত গ্যটেৰ নিজেৰ প্ৰকৃতি আৰু আশা-আকাঙ্ক্ষাৰ চাপ পৰা যেন লাগিলৈও একে সময়ত :সম্পূৰ্ণ নকৰা কাৰণে কিতাপখনত কেতিয়াৰা সংগতিৰ অভাৱ আৰু কেতিয়াৰা বিভিন্ন ধৰণৰ ভাৱ লক্ষিত হয়। কিতাপখনত অষ্টাদশ শতাব্ৰ বঙ্গমঞ্চ আৰু অভিনেতা-অভিনেত্ৰীবিলাকৰ নীতিহীন মুকলিমূৰ্বীয়া জীৱনৰ ছবি পায়। খিয়েটাৰ কোম্পানী এটাৰ ‘নায়ক’ ভিলহেল্মৰ চৰিত্ৰ নায়কজনোচিত নহয়, কিন্তু এওঁক কেন্দ্ৰ কৰি চলা অভিনেতা-অভিনেত্ৰীবিলাকৰ ধৰণ-কৰণ সজীৱভাৱে বৰ্ণোৱা হৈছে। উপন্থাস-খনৰ ষষ্ঠ আৰু সপ্তম খণ্ডত ভিলহেল্মে ক্ৰমে বঙ্গমঞ্চৰ পাতল জীৱনৰ পৰা আঁতৰি আহি আঘাৰ সৌন্দৰ্যৰ সন্ধানত সমাজৰ ওপৰ তৰপ এটাৰ কাৰ চাপে। শেহত তেওঁ মানবৰ আশা, বিশ্বাস আৰু দাঙ্কণ্যৰ প্ৰতীক শান্ত নাটালিব সাহচৰ্য্যত মানসিক দৰ্শবিলাকৰ পৰা বিবতি লাভ কৰে। উদ্দেশ্যবিহীন জীৱনত যে সাৰ্থকতা নাই, কৰ্মময় জীৱনেহে সমাজৰ হিত সাধিব পাৰে এনে চিন্তা কিতাপখনৰ শেহৰফালে ফুটি উলাইছে। গীতি-কৰিতাৰ উন্মত্ত চানেকিও কিতাপ-খনত অলপ পায়—মিগ্ননৰ অন্তৰ ভেদি ওলোৱা গীতত। উনবিংশ শতাব্ৰ সমালোচক ফ্ৰিড্ৰিস শ্ৰেণিলৈ কিতাপখনৰ অত্যধিক প্ৰশংসা কৰিছিল। গ্যটেই নিজেও কিতাপখন তেওঁৰ বচনাবিলাকৰ ভিতৰতে শ্ৰেষ্ঠ এনে ভাৱ পোমণ কৰিছিল।

ডি ভাল্কেৰভাল্ড্ট্রথাফ্টেল বা বাছনিব সম্বন্ধৰ মূলত আছে যৌন-সম্বন্ধ কেন্দ্ৰ কৰি বচা এটা কাহিনী। এইখনৰ বচনা কিছু পৰিপৰ্ক আৰু তাত যি সূক্ষ্ম চৰিত্ৰ-অক্ষনৰ চানেকি পায় সি পিচৰ কালৰ উপন্থাসলৈ আঙুলিয়ায়। এডুৱাৰ্ড নামে চহকী ডাঙৰীয়া এজনে ভাট্টা বয়সত আগবঢ়সত ভাল পাই থকা মহিলা এগবাকীক বিয়া কৰায়। পুৰণি প্ৰেমৰ আঙঠা জলি আছিল যদিও এতিয়

হুমাই থাকিল, কিয়নো ছয়োবে একত্তির মিল দেখা নগল। এডুর্বার্ড সম্মোগপ্রিয়, মইমতীয়া আৰু অস্থিৰ; খাল'ট বুদ্ধিমতী, হিংবপ্রকৃতি আৰু উদাবচিতীয়া। ষকৱা-জীৱনত সোৱাদ নাপাই ছয়ো বাহিৰ বস্তুতাত মনৰ শাস্তি বিচাবিলে। এডুর্বার্ডে তেওঁৰ পুৰণি বছু এক কেপ্টেইনক আমন্ত্ৰণ কৰিলে আৰু বৈশীয়েকৰ তোলনীয়া ছোৱালী অট্টিলিক নিজৰ ঘৰলৈ অনালে। প্ৰথমতে ছয়োজন মতা মাঝুহ মাইকীমাঝুহৰ পৰা আঁতবি গ'ল। পিচত দেখা গ'ল সবল অট্টিলিয়ে অন্তৰৰ অৰ্ঘ্য আগ বঢ়াইছে এডুর্বার্ডক। সম্মোগপ্রিয় এডুর্বার্ডে এই কথাত ভালৈই পালে আৰু বৈশীয়েকৰ পৰা রিবাহ-বিছেদ কামনা কৰা হ'ল। এই ছই 'শিশু'ৰ আকৰ্ষণৰ বিপৰীতে দেখিবলৈ পোৱা গ'ল আৰু এটি আকৰ্ষণ—খাল'ট আৰু তেওঁৰ দৰেই মেধাবী, সংষত আৰু উদাবমনৰ কেপ্টেইনজনৰ মাজত। সক ডাঙৰ বিবিধ ঘটনাবে এই সমাজবালু কাহিনী বৰ্ণনা হৈছে আৰু চৰিত্ৰিলাকৰ মানসিক ক্ৰিয়া বিশ্লেষণ কৰি দেখুওৱা হৈছে। ঘটনাৰ পৰিণতি কৃমে ভয়াবহ হৈ উঠে। খাল'টৰ গৰ্ভত এডুর্বার্ডৰ যি সন্তান উপজিল তাৰ শৰীৰত অট্টিলি আৰু কেপ্টেইনজনৰ সাঁচ দেখা গ'ল। সংসাৰ ভাগিল! কেপ্টেইন আৰু খাল'ট মনৰ জোৰত পৰম্পৰৰ পৰা আঁতবি গ'ল। এডুর্বার্ডে গৃহ ত্যাগ কৰি বণক্ষেত্ৰলৈ যায়। তাৰ পৰা নিবাপদে ওলাই আছি ভাবে অট্টিলিক পাৰব কাৰণেই দৈবই তেওঁক যুক্তক্ষেত্ৰত একো আঘাত নিদিলে। ইফালে অট্টিলিব প্ৰকৃতিত পৰিবৰ্তন লক্ষ্য কৰা যায়। এভঁৰ মাৰ্জিত প্ৰকৃতিত খাল'টৰ দৰে এটি দৃঢ়তা আৰু পৰিপক্ষতা সোমায়। পিচত এডুর্বার্ডৰ পৰা লাভ কৰা সন্তানটি পানীত বুৰি মৰা হৃষ্টনাই তেওঁক নিজৰ হৃষ্টৰ্যব প্ৰতি সজ্জাগ কৰে। অনুশোচনাত তেওঁ এডুর্বার্ডক পৰিত্যাগ কৰে আৰু বিবাহ-বস্তন ছিডিবলৈ আগ বঢ়া খাল'টক তেওঁ সেই পছ্বাৰ পৰা বিবত কৰে। কিন্তু এই ত্যাগে কোমলচিতীয়া ছোৱালীজনীক যথেষ্ট গীড়া দিয়ে আৰু তেওঁ জহি যায়। অট্টিলিব

মৃত্যুর লগে লগে ত্যাগ করা অভ্যাস নথকা এজুরার্ডেও তেওঁর মৃত্যু অনুসরণ করে।

শ্বাল'ট'র গহীন চবিত্রিত গ্যটের বান্ধরী আৰু প্ৰেৰণা শ্বাল'ট' ফল  
ষ্টাইনৰ ছবি লক্ষ্য কৰিব পাৰি। সেইদৰে তেওঁৰ ভাটী বয়সৰ শিশ্যা  
আৰু প্ৰেৰণা মিলা হৈবৰ্টছলিবৰ সাঁচ অট্টিলিত দেখা যায়। উপন্থাস-  
খনৰ বিশেষজ্ঞ হৈছে বিভিন্ন নাৰী আৰু পুৰুষৰ মাজত প্ৰকৃতি  
অনুসৰি যি আকৰ্ষণ-বিকৰ্ষণ হয় তাৰ এক অভিনৰ পৰ্যবেক্ষণ আৰু  
ৱিশেষণ।

( ৭ )

গ্যটেৰ প্ৰতিভাৰ এটি লুটি প্ৰকাশ পায় তেওঁৰ নাটকত। ১৯১১  
চনৰ পৰা ২২ বছৰ কাল ভাইমাৰৰ বঙ্গমঞ্চৰ পৰিচালক আছিল  
যদিও তেওঁৰ বিশাল প্ৰতিভাৰ তুলনাত নাটকৰ লগত তেওঁৰ সম্মুখ  
একহিচাবে অলপীয়া। তেওঁ বুৰুজীমূলক বিষয় লৈ দুখনমান নাট বচি  
পিচলৈ গ্ৰীক আৰ্হিলৈ গৈছিল যদিও, শেহত তেওঁ এনে এখন নাটক  
ধৈ গ'ল যি তাৰ কাৰ্য্যিক আৰু দার্শনিক গৌৰৱত বঙ্গমঞ্চৰ বাবে  
অযোগ্য বুলি পৰিগণিত হ'ল। তেওঁৰ প্ৰথম নাটক গ্যট্ছ ফল  
বেৰজিসিঙ্গেল শোড়শ শতিকাৰ ডকাইত-প্ৰকৃতিৰ ডাঙৰীয়া এজনৰ  
কাহিনী লৈ বচিত। এইখনত শ্বেক্ষণ্যিয়াৰ আৰ্হিব প্ৰভাৱ পৰিষে।  
আন এখন নাটক এগমণ্ট স্পেইনৰ শাসন ওফৰাৰলৈ নেদাৰলেগে  
কৰা বিজোহৰ কাহিনী লৈ বচিত। শ্বেক্ষণ্যিয়াৰ যুগৰ পিচত  
আধুনিক যুগত গ্যটেই প্ৰথম উল্লেখযোগ্য বুৰুজীমূলক নাট বচন  
কৰে। গ্যটছৰ চবিত্রিত নাট্যকাৰৰ জাৰ্মান জাতিব দৃঢ়তা আৰু  
স্বাধীনতাপ্ৰিয়তাৰ কপ দিষে। জাৰ্মান সমাজৰ বিভিন্ন তৰপৰ  
অনেক চৰিত্রণ নাটকখনৰ এটি বিশেষজ্ঞ। গ্ৰীক নাট্যকাৰ ইউৰোপি-

ডিজৰ 'ইফিজেনিয়া'ৰ কাহিনী লৈ গ্ৰীক আৰ্হিত রচা ইফিজিনি আউক টাউবিছৰ কাৰ্য্যিক সৌন্দৰ্য অমুপম। অৱশ্যে গ্যটেৰ নাটকত মূল কাহিনীৰ কিছু পৰিবৰ্তন লক্ষ্য কৰা যায়।

গ্যটেৰ কৌণ্ডিণ্ডন্ত ফাউন্টেৰ প্ৰথম ভাগ ছপা হয় ১৮০৮ খ্ৰীষ্টাব্দত; দ্বিতীয় ভাগ ওলায় তেওঁৰ মৃত্যুৰ পিচত। পণ্ডিত ফাউন্টেৰ কাহিনী পুৰণি। নিজৰ মুক্তিৰ বিনিময়ে অকুৰস্ত জ্ঞান আৰু শক্তি কামনা কৰা ছুবাকাঙ্ক্ষী পণ্ডিত এজন ৰোড়শ শতিকাৰ আগভাগত থকা বুলি প্ৰবাদ আছিল। এই প্ৰবাদৰ মূলত অৱশ্যে আছিল এক ধূৰ্ত জ্যোতিষীৰ সত্য কাহিনী; ১৫৮৭ খ্ৰীষ্টাব্দত এঙ্গৰ বিষয়ে এক কিতাপ ওলায় আৰু কিতাপখন ক্ষাণ্ঠ, ইংলণ্ড আদি দেশতো প্ৰচাৰিত হয়। সি যি নহওক, এই ছুবাকাঙ্ক্ষী পণ্ডিতৰ সাধুৱে ইংৰাজ নাট্যকাৰ মাৰ্লোকো প্ৰেৰণা জগাইছিল (১৫৮৯) আৰু গ্যটেৰ সময়ৰ জাৰ্মানিত মাৰ্লোৰ নাটকখনৰ অনুকৰণ অপ্ৰচলিত নাছিল। এই জনপ্ৰিয় কাহিনীকে আলম কৰি গ্যটেই নাটকীয় সাজত অগুৰ্ব কাৰ্য এখন গঢ়ি উলিয়ালে। তিনিজন দেৱদূতে স্বৰ্গত ভগবানৰ শুণ গাই আছে, এনেতে মেফিষ্টোফেলিচে ( চয়তানে ) আহি মন্ত্ৰব্য কৰিলে বোলে— পৃথিবীত অন্যান্য আৰু পাশবিকতা বাঢ়িছে। ভগবানে কলে—মাহুহৰ দুৰ্বলতা আছে হয়, পিচে পণ্ডিত ফাউন্টেক সংপথৰ পৰা বিচলিত কৰিব নোৱাৰিব। মেফিষ্টোফেলিচে বাজী বাখিলে তেওঁ ফাউন্টেক আওপথলৈ নিহে এৰিব। ভগবানে জানে ষেতিয়ালৈকে মেফিষ্টোফেলিচে ফাউন্টেৰ আঘাত হাত নিদিয়ে তেতিয়ালৈকে তেওঁৰ শক্তা নাই। ইজনে শুনিলে যে পণ্ডিতক লাগে অপৰিমিত জ্ঞান, অকুৰস্ত শক্তি, এনেহলত তেওঁক প্ৰসোভন দেখুওৱা উজ্জ্বু।

ফাউন্টে ইমান পুথি-পাঁজি পঢ়িও বিশ্ব-অস্ত্রাণুত নিজৰ শক্তি-হীনতা আৰু নিঃস্ব অৱস্থা দেখি অধীৰ হৈ উঠিছে। ফুৰিবলৈ গৈ তেওঁ তেওঁৰ লণ্ঠনা ভাগনাবক কয় যে তেওঁৰ আঘা ছুটি—এটিকে ঐহিক বস্তুকে খামুটি ধাকে, আনটিয়ে অতীক্রিয় অভিজ্ঞতাৰ উদ্দেশ্যে

হাত মেলি নিজৰ তেজ-মঙ্গহৰ শবীৰৰ হেঁচাত ছটফটাই আছে।  
তেওঁক লাগে জীয়াই থকাৰ অৰ্থ, লাগে নতুন জীৱন। এনে সময়তে  
কুকুৰ এটাৰ কপ লৈ মেফিষ্টোফিলিছে তেওঁৰ অনুসৰণ কৰে  
ঘৰলৈ উভতি ফাউষ্টে বাইবেলৰ পাত লুটিয়ায় আৰু ঠিবাং কৰে যে  
মাহুহক শক্তি লাগে হিতকাৰী কৰ্মৰ কাৰণে। তেওঁৰ মনত এনেধৰণৰ  
বিভিন্ন ভাবৰ সংঘাত চলি থাকোতেই মেফিষ্টোফিলিছে নিজ কপ  
খবি কথা-বতৰা আৰম্ভ কৰে। তেওঁৰ যুক্তি ফাউষ্টৰ গাত নালাগে।

দ্বিতীয়বেলি যেতিয়া মেফিষ্টোফিলিছ উপস্থিত হ'ল তেতিয়া  
ফাউষ্ট অলপ নৰম। ফাউষ্ট দেখিছে যে যদিও তেওঁৰ চিন্তা আৰু  
শ্ৰম সৎ, স্বৰ্গীয়, তথাপি তাৰ পৰা ফল একো পোৱা নাই। এই  
জগতৰ জীৱনেই তেওঁক সবহকৈ কৌতুহলী কৰিছে। মেফিষ্টো-  
ফিলিছে চহনি দেখুৱায় যে তেওঁৰ সহায়ত ফাউষ্টে পৰম শাস্তিৰে  
ইন্দ্ৰিয় সুখ উপভোগ কৰিব পাৰে। ফাউষ্টে কয় যে আৰামৰ লোভ  
নাইবা মেফিষ্টোফিলিছৰ স্মৃতিবাদে তেওঁক বিচলিত নকৰে। তেওঁ  
কিন্তু ইতিমধ্যে আন মাঝুহে সচৰাচৰ যিবিলাক বস্তু লৈ থাকে সেই-  
বিলাকো বিসৰ্জন দিছে। তেওঁ বাজী বাখে যে যদিহে কিবা  
অভিজ্ঞতাৰ মোহে তেওঁক জালত পেলাব পাৰে তেতিয়াহে তেওঁ  
জীৱনৰ পৰা মেলানি লৈ মেফিষ্টোফিলিছৰ বশ হ'ব।

ছুবেলি চেষ্টা কৰিও সাধাৰণ সম্ভোগৰ প্রলোভনেৰে মেফিষ্টো-  
ফিলিছে ফাউষ্টক হাত কৰিব পৰা নাই। মেফিষ্টোফিলিছে এতিয়া  
আগ বঢ়ালে নাৰীৰ প্ৰেম। ইন্দ্ৰজালৰ সহায়ত ফাউষ্টক নৰষোৰন  
দিয়া হ'ল। তাৰ পাচত দেখুওৱা হ'ল গ্ৰেটসেন নামৰ আজলী  
গাভক এগৰাকী। মধ্যবিত্ত পৰিয়ালৰ সবল পৰিবেশত তাইক দেখি  
ফাউষ্টৰ ভাব হ'ল এই নিষ্পাপ ছোৱালীৰ অনিষ্ট সাধিব নোৱাৰি।  
মেফিষ্টোফিলিছে চোবাংকৈ তাইক বহুমূলীয়া অলংকাৰ দি আছে,  
তাই ভাবে এইয়া ফাউষ্টৰ উপহাৰ। তাই ফাউষ্টক হিয়া উবুবিয়াই  
দিয়ে আৰু ফাউষ্টেও তাৰ সঁহাবি জনায়। গ্ৰেটসেনৰ ভায়েকে বুজায়

ତାଇବ ପଞ୍ଚ ସଂ ନହୟ, ସମାଜତ ତାଇବ କଲଙ୍କ ବିଯାପିଛେ । ତାଇ ବେଜୋରତ ଭାଗିଗିବେ ଆକୁ ଉପାୟ ନାପାଇ ଫାଉଁଷ୍ଟେ ତାଇବ କକାରେକକ ହତ୍ୟା କବେ । ଗ୍ରେଟ୍‌ସେନେ ତାଇବ ପାପର ବୋଜା ଏତିଯା ଆକୁ ସବହିକେ ଅନୁଭବ କବିଲେ । ମେଫିଷ୍ଟୋଫିଲିଛେ ଫାଉଁଷ୍ଟ୍‌କ ଆକୁ ସବହିକେ ସଞ୍ଜୋଗର ଶୁଣ୍ୟୋଗ ଦିଯେ । କିନ୍ତୁ ସବଳ ଗ୍ରେଟ୍‌ସେନର ଚିନ୍ତାଇ ଫାଉଁଷ୍ଟ୍‌ର ମନ ନିର୍ମଳ ଆକୁ ମହିୟାନ କବେ, ତେଣୁ ଚୟତାନର ପ୍ରଭାବର ପବା ହାତ ସାବେ । ମେଫିଷ୍ଟୋଫିଲିଛେ ଭାବିଛିଲ ଯେ ଫାଉଁଷ୍ଟ୍‌କ ସଞ୍ଜୋଗ-ଶୁଣ୍ୟୋଗଟୋ ମୁଗମୀୟା କବି ବାଧିବିଲେ ହେପାହ ଦେଖୁରାବ ; ଆନହାତେ ଫାଉଁଷ୍ଟ୍‌ର ଉପଲକ୍ଷ କବିଲେ ମାନବର ପ୍ରେମ ଶ୍ଵାସୀ କବିବ ପାରିଲେଓ ତାତ ତେଣୁ ହେପାହ ପୂର ନହୟ । ଗ୍ରେଟ୍‌ସେନର ଯାତନା ଦେଖି ତେଣୁବ ଅନୁଶୋଚନା ଓପରେ । ତାଇ ତାଇବ ଓପଜା ଶିଖୁଟି ହତ୍ୟା କବିଲେ ଆକୁ ଫାଉଁଷ୍ଟ୍‌ର ଅନୁକମ୍ପାଯୋ ତାଇକ କଟ ଆକୁ ମୃତ୍ୟୁର ମୁଖର ପବା ଉଦ୍ଧାର କବିବ ନୋରାବିଲେ । ( ତାଇବ ମୃତ୍ୟୁର ଲଗେ ଲଗେ ନାଟକର୍ତ୍ତନର ପ୍ରଥମଭାଗ ଶେଷ ହୟ । ଏହି ପ୍ରେମ ଆଖ୍ୟାନଟୋ ମାର୍ଲେର୍ବ ନାଟକତ ନାହିଁ । )

ମେଫିଷ୍ଟୋଫିଲିଛେ ଫାଉଁଷ୍ଟ୍‌କ ସାମାଜିକ ସାମାଜିକ ବାଜ୍ରସଭାତ ଉପର୍ଚିତ କବେ । ସାମାଟେ ପୃଥିବୀତ ଇମାନ ଦିନେ ଓପଜା ପୁରୁଷ ଆକୁ ନାବୀର ଆଟାଇତକେ କପହ ହୁଗବାକୀ ଦର୍ଶନ କବିବିଲେ ହେପାହ କବେ । ଫାଉଁଷ୍ଟ୍‌ର ବାଜ୍ରକୁମାର ପେବିଛ ଆକୁ ଗ୍ରୀଚର ବାଜ୍ରକୁମାରୀ ହେଲେନକ ଉପର୍ଚିତ କବେ । ହେଲେନର ମୂର୍ତ୍ତି ଦେଖି ଫାଉଁଷ୍ଟ୍ ଇମାନ ବିମୋହିତ ହୟ ଯେ ତେଣୁବ ସଂଜ୍ଞା ଲୋଗ ପାଇ । ମେଫିଷ୍ଟୋଫିଲିଛେ ତେଣୁକ ତେଣୁବ ଘରଲୈ ଲୈ ଯାଇ । ହେଲେନେ ଶୂତୋରା ଆଦର୍ଶ ସୌନ୍ଦର୍ୟର ପ୍ରତି ଫାଉଁଷ୍ଟ୍ ଇମାନ ଆଶ୍ରମାବିତ କିମ୍ ମେଫିଷ୍ଟୋଫିଲିଛେ ଉପଲକ୍ଷ କବିବ ନୋରାବେ ।

ଫାଉଁଷ୍ଟ୍ ଭାଗ୍‌ନାବର ସହାୟତ ହମାଙ୍କୁଲାଛ ନାମେ ଶ୍ରୀବିହୀନ ପାଣିତ୍ୟ-ସର୍ବା ( ବିଷାବ ଦେଓ ) ଏଟି ମୁଣ୍ଡି କବେ । ହମାଙ୍କୁଲାଛେ ଫାଉଁଷ୍ଟ୍‌ର ମନତ କି କ୍ରିୟା ଚଲେ ସକଳୋ ଗମ ପାଇ । ମେଫିଷ୍ଟୋଫିଲିଛ, ଫାଉଁଷ୍ଟ୍, ହମାଙ୍କୁଲାଛ ତିନିଓ ଗ୍ରୀଚଦେଶଲୈ ଯାଇ । ଗ୍ରୀଚତ ପୁରୁଷି ମାର୍ବଲର ମୂର୍ତ୍ତି-ବିଲାକୁବ ପବା ହମାଙ୍କୁଲାଛେ ଏଟି ମୂର୍ତ୍ତିଲେ କପ ପରିଶ୍ରମ କବେ ।

ମେଫିଷ୍ଟୋଫିଲିଛବ ସହାୟତ ଫାଉଁଟେଓ ସଜୀର ହେଲେନ ଏଗବାକୀ ଲାଭ କରେ । ଚୟତାନେ ଭାବେ ଏହିବେଳି ହେଲେନବ ସୌନ୍ଦର୍ୟତ ଫାଉଁଟ ବନ୍ଦୀ ହୁଲ । କିନ୍ତୁ ଆନ ଆନ ଅଭିଜ୍ଞତାର ଦବେ କ୍ଷତ୍ରକୀୟା ସୌନ୍ଦର୍ୟର ମୋହେଓ ଫାଉଁଟିକ ସବହ ସମୟ ଧରି ବାଖିବ ନୋରାବେ ।

ଶେଷତ ନିଜବ ସମ୍ବନ୍ଧେ ଉପଲବ୍ଧି ଏଟି ଲୈ ଫାଉଁଟ ସ୍ଵଦେଶଲୈ ଓଡ଼ିତେ । ଆଦିତେ ଅନୁଭବ କରାବ ଦବେ ତେଣୁ ବୁଝେ ମାନବର ଶକ୍ତି ଲୋକ-ହିତକାରୀ କର୍ମତହେ ନିଯୋଜିତ ହବ ଲାଗେ । ଯି ଐନ୍ଦ୍ରଜାଲିକ ଶକ୍ତି ତେଣୁ ଆଯତ୍ତ କବି ଲୈଛିଲ ସେଇ ସକଳୋବୋବ ବିସର୍ଜନ ଦି ତେଣୁ ପ୍ରକୃତିର ସୟୁଥତ ଅକଳଶରେ ଥିଯି ହୁଲ । ଡାଙ୍କବ ପିତନି ଏତୋଥିବ ଯୋଗାବ କବି ଅଶେଷ ସତ୍ତ୍ଵରେ ସେଇଦୋଥିବ ଅଲେଖ ଲୋକବ କାବଣେ ବାସୋପଯୋଗୀ କବି ତୁଲିଲେ ।

ବଚ୍ଚବୋବ ବାଗବିବଲୈ ଧରିଲେ । ଆଲବ ଆକ ଦୃଷ୍ଟିଶକ୍ତିବିହୀନ ଫାଉଁଟେ ଅନୁଭବ କବିଲେ ଯେ ତେଣୁ ପ୍ରକାଣ ଏତୋଥିବ ମାଟି ବାଇଜକ ଦିଲେ ଆକ ତାତ ଏତିଆ ମାନୁହେ ଆରଶ୍କାରୀ କାମ-କାଜ କବି ଶାନ୍ତିବେ ଖାଇ-ବୈ ଆଛେ । ଏହି ସଂକାର୍ୟ କବି ବାଇଜବ ଲଗବ ଏଜନ ହିଚାବେ ତେଣୁ ଅନୁଭବ କବିଲେ ଯେ ଏତିଆହେ ତେଣୁ ପ୍ରକୃତ-ସ୍ଵାଧୀନତାବ ସୋରାଦ ପାଲେ । ଯି-କ୍ଷଣତ ତେଣୁ ନିଜବ କର୍ମବ ସାର୍ଥକତା ବୁଝି ପାଲେ ତେତିଆଇ ତେଣୁ ସେଇ ମଧୁବ କ୍ଷଣଟୋ ସୁଗମୀୟା ହୁଏକ ବୁଲି କାମନା ପ୍ରକାଶ କବିଲେ । ତେଣୁ ଏତିଆ ଆଗବ ଦବେ ନିଜବ ସ୍ଵାର୍ଥ ପୂର କବି ଫୁବା ଅହଂକେନ୍ଦ୍ରୀ ଫାଉଁଟ ନହୟ, ସମାଜବ ଉମେହତୀୟା କର୍ମମୟ ଜୀରନବ ଅଶ୍ରୀଦାବ ଫାଉଁଟିହେ ।

ଜୀରନବ ସାର୍ଥକତା ତେଣୁ ଏତିଆ ପାଲେ, କିନ୍ତୁ ଯେତିଆ ତେଣୁ ସେଇ ମଧୁବ କ୍ଷଣଟୋ ସୁଗମୀୟା ହୁଏ—

ବୈ ଯୋରାଚୋନ, ଇମାନ କପହ ତୁମି ।

ମୋବ ଐହିକ ଦିନବୋବର ଚିନ ଯାତେ

କାଳବ ଲଗତ ବତାହ ହୈ ନାୟାଯ ଉବି ।

—ଏହିବୁଲି କଲେ, ତେତିଆଇ ତେଣୁବ ମୃତ୍ୟୁ ହୁଲ । ପୂର୍ବବ ବନ୍ଦବନ୍ତମତେ ତେଣୁବ ଆଜ୍ଞା ମେଫିଷ୍ଟୋଫିଲିଛେ ଦାବୀ କବିଲେ, କିନ୍ତୁ ଆନହାତେ

মেফিষ্টোফিলিছো বাজীত হাবিল। ফাউল্টে জীৱনত অসেখ তুল  
কৰিব পাৰে, কিন্তু সৎ আৰু অশ্যায়ৰ পৰাতো তেওঁ চূত নহল!

নিজৰ পৰাজয় গমি চাই মেফিষ্টোফিলিছে কাউষ্টৰ আঘা যাতে  
ভগবানৰ কাৰ নাপায় তাৰ কাৰণে বজ্র কৰিলে, কিন্তু কাউষ্টক  
তাৰিবলৈ দেৱদূতসকল উপস্থিত হ'ল। দেৱদূতসকলে তেওঁক লৈ  
গ'ল কৰ্ম্ময় শৃষ্টিবে ভৰা এখন স্বৰ্গলৈ, আৰু লৈ যাবৰ সময়ত  
তেওঁলোকে গালে—

ষি কৰ্ম কৰে অস্ত্রাঞ্চলাবে তেওঁবে উক্তাৰ সাধেঁ আমি।

‘ফাউল্ট’ নাটকত অনুপম গীতি-কৰিতা কেতৰোৰ সোমাই আছে,  
বিশেষকৈ যুতৰৰ কাৰত বহি গ্ৰেটসেনে ষি এটি গীত গায় সি এনে  
স্বাভাৱিক আৰু সহজ লয়ৰ যে তাৰ বিজনি পাৰলৈ টান। নাটক-  
খনৰ শুৰুতে ফাউল্টে ষি এটি স্বগতোভিবে সমাজৰ হিতসাধনত  
পাৰ্থিৰ জ্ঞান-বিজ্ঞান কিমান নিষ্পল, কিয় মানুহৰ অস্তৰত নিহিত  
থকা প্ৰাণস্পন্দন মহ্ব হৈ আহি মৃত্যুত পৰিণত হয়, ইত্যাদি মনৰ  
খুনৰনি প্ৰকাশ কৰিছে সি সকলো চিন্তালীল লোকৰে সমস্তা  
কেতৰোৰ মূকলি কৰি দেখুৱায়। দ্বিতীয়তে চৰিত্ৰ কালৰ পৰা  
প্ৰলোভনৰ জ্ঞানত পৰা আজলি গ্ৰেটসেনৰ আকৰ্ষণীয় ছবিব উপৰিও  
মেফিষ্টোফিলিছৰ চিঙ্গতো মৌলিকতা দেখিবলৈ পোৱা যায়।  
ইংৰাজ নাট্যকাৰ মার্লোৰ মেফিষ্টোফিলিছ আছিল এটি দে৖,  
মাথোন চয়তান, তাত মানবীয় লক্ষণ নাছিল। গ্যটেৰ মেফিষ্টো-  
ফিলিছ অসত্য প্ৰতীক হলোও মানবীয় লক্ষণেৰে সজীৱ। অণয়ৰ  
ষাঠ-প্ৰতিষ্ঠাত, নামান গহীন ভাৰৰ সমাবেশ; এটি মানৰ-হিতৈষী  
দৃষ্টিভঙ্গী, অনুপম কাৰ্য্যিক সৌন্দৰ্য—এই আটাইবিলাকে ফাউল্ট  
নাটকক বিশ-সাহিত্যত অতি সম্মানৰ স্থান এডুখি দিছে। বহুতো  
পাঠকে নাটকখনৰ প্ৰথম খণ্ডত গ্ৰেটসেনৰ ছৰ্তুৰীয়া জীৱনৰ ষি কৰণ  
পৰিণতি দেখে তাতে বেছি সোৱাদ পায়। কিতাপখনৰ চিন্তাজ,  
ফাউল্টৰ চৰিত্ৰ, গ্যটেৰ গোটেই জীৱনৰে ভাৰ-চিন্তা আৰু ভাটী

বয়সব পরিপক্ব আৰু সংযত আদৰ্শ-অনুভব কৰিব পাৰি। প্ৰথম খণ্ডৰ এঠাইত ফাউল্টে বিবৃতি মেক্ষিষ্টোফিলিছক উক্তি কৰিছে এইদৰে—“হৈৰো দেও, মানব-সন্দৰ্ব মহীয়ান প্ৰচেষ্টাবোৰৰ তত্ত্ব তই বা তোৰ লেখিয়াবোৰে কেতিয়াবা পাইছনে ?” ফাউল্টেৰ চিন্তা আৰু কাৰ্য্য মানব-সন্দৰ্ব এই মহীয়ান প্ৰচেষ্টাবোৰৰে প্ৰতীক। দুই-এজনে অনেকৈয়ো মন্তব্য কৰে যে ফাউল্ট নাটকৰ বিজনিত খেকছপিয়াৰৰ নানান প্ৰশ্নেৰে ভবি থকা গহীন নাটক হেমলেটো অসম্পূৰ্ণ আৰু পাতল যেন বোধ হয়।

( ৮ )

গ্যটেৰ বাস্তৱসম্বন্ধে জ্ঞান যথেষ্ট, আৰু শাসনকাৰ্য্যৰ পৰা বিজ্ঞানৰ গবেষণালৈ সকলোতে আছিল তেওঁৰ মনোযোগ। দ্বিতীয়তে, অষ্টাদশ শতিকাৰ বিচাৰণাৰ মুগত আপদাল পাই তেওঁৰ প্ৰকৃতিত বিশেষণৰ মাত্ৰাও কম নাছিল। এনেছলতো গ্যটেৰ আটাইতকৈ আকৰ্ষণীয় কৰিতাৰ গুৰিত আছিল কল্পনা আৰু আবেগৰ প্ৰাচুৰ্য। চিন্তাশীল প্ৰকৃতিৰ হৈয়ো তেওঁৰ ব্যক্তিৰ শ্ৰেণিৰ দৰে বেছি আন্ত-বিকতাবে ফুটি ওলাইছিল পণ্ডিত ফাউল্টে স্বগতোক্তি আৰু আন বহুতো গীতি-কৰিতাত। ব্ৰার্ডজৱাৰ্থে যেনেকৈ সচৰাচৰ দেখিবলৈ পোৱা জগতখনৰ পৰাই প্ৰকৃতি আৰু মানবজীৱন চুই থকা এক বহুস্বৰ সঁহাবি লাভ কৰিছিল সেইদৰে গ্যটেঝো ব্যৱহাৰিক জগতৰ পৰা কল্পনাৰ সহায়ত এক বহুময় সৌন্দৰ্য আবিষ্কাৰ কৰিছিল। যেতিয়া আবেগৰ জৰিয়তে তেওঁ এই সৌন্দৰ্য অনুভৱ কৰিছিল তেতিয়া তেওঁ সেই অভিজ্ঞতা ঘূঁঢ়িবো ওপৰত ঠাই দিছিল। এই-ফালৰ পৰা তেওঁ বোমাটিক মুগব কৰি।

জার্মান কৰিতাৰ এটি বিশেষত্ব আছিল ইয়াৰ চহা জনগীতৰ জগত সম্বন্ধ। জনগীত, মালিতা আদিত যি এটি সাৰ্বজনীনতা অৰ্থচ পাতল সবসৰীয়া ঠাঁচ লক্ষ্য কৰা যায় সেই ঠাঁচ জার্মান কৰিতাতো

ଦେଖାଗୈଛିଲ । ଗ୍ୟଟେବ ଗୀତି-କବିତାର ଜନଗୀତର ଲଗତ ଓଚିବ ସମ୍ବନ୍ଧ । ଗ୍ୟଟେବ ଆଟାଇତକେ ମନୋମୋହା ଗୀତି-କବିତାର ସାଇ ପ୍ରେବଣା ନାବୀର ପ୍ରେମ, ବିଶେଷକୈ ଭାଇମାରର ଖାଲ୍ ଟ ଫନ ଷ୍ଟାଇନର ପ୍ରେବଣା ଏହି କ୍ଷେତ୍ରତ ଉପ୍ରେଥିଯୋଗ୍ୟ । ଖାଲ୍ ଟର ପ୍ରେବଣାତ ବଚନା କରା କବିତାତ ଯି ଏହି ଗଭୀରତା ଆକୁ ଯି ନିର୍ମଳ ପ୍ରଣୟର ଜେଉଡ଼ି ଲଙ୍ଘ୍ୟ କବିବ ପାବି ସି ଏହି କବିତାକ ତାର ଆଗେୟେ ବଚନା କରା ଉପ୍ରେଜନାବେ ତପତ ହେ ଥକା କବିତାର୍ତ୍ତକେ ସାହିତ୍ୟହିଚାବେ ଉନ୍ନତ ସ୍ଥାନ ଦିଯେ । ଇମାର୍ହନେ ମନ୍ତ୍ରବ୍ୟ କବିଛିଲ ଯେ ଯି କୋନୋ ପ୍ରତିଭାଶାଲୀ ବିଦେଶୀ ଲିଖକର ବଚନାର ସୋରାଦ ଅଭ୍ୟବାଦର ଜ୍ଵରିଯତେ ପାବ ପାବି । ଏହି କଥା ସତ୍ୟ ନହଯ୍, ବିଶେଷକୈ କବିତାର ଯି ସ୍ଵକୀୟା ସୌନ୍ଦର୍ୟ ଆକୁ ବ୍ୟଞ୍ଜନା ସି ଅଭ୍ୟବାଦର ଚାଲନୀରେ କଦାଚିତହେ ସରକି ପବେ । ତଥାପି ଗ୍ୟଟେବ ଏହି ପ୍ରେମ-କବିତାର ଆଭାସ ଦିବଲୈ ଚେଷ୍ଟା କବିଲୋ—

### ଲିଲାଲୈ

ସଦି ମୋବ ଏହି ଗୀତକେଇଟି, ଚେନେହି  
ଆକୌ ତୋମାର ହାତଲେ ଯାଯ,  
ତୁଲି ତୁଲି ଲ'ବା ବୀଣଖନି, ବହିବା  
ଯ'ତ ବଞ୍ଚୁରେ ତୋମାକ ବୈ ବୈ ଚାଯ ।

ବଲିଯାବ ଦବେ ତୁମିବା ବଣନି,  
କାଗଜ କେଇଖିଲାତ ପବିବା ହାଲି,  
କିନ୍ତୁ ନାଓବାବା—ମାଥୋନ ସ୍ଵର ଦିବା  
ଯାତେ ଭାବ ହୟ ସେଇଯା ତୋମାବେ ବୁଲି ।

ଚୋରାଚୋନ—ଆଖବବୋବ ମୋବ ମାନତ—  
ବଗାବ ଓପବତ କ'ଳା—କେନେ ଶେର୍ତା ଲାଗେ,  
ତୋମାବ ଝଞ୍ଚିବ ପବା ସି କିନ୍ତୁ ଶିକଲି ମେଲି  
ହିୟା ଏକୋଥିନ ବାଙ୍କେ, ବା ମୋକୋଲାଇ ଦିଯେ ।

মিগননৰ মুখত দিয়া গীত এটিত গ্যটে ইটালিপ্রীতি বিতোপনকৈ  
ফুটি ওলাইছে। এইটতো জনগীতৰ আয়াসবিহীন ঠাচ—

চিনানে সেই দেশ—তাত ফুলিছে ববাৰ কুশুম,  
ক'লীয়া পাতৰ আঁৰত উজলিছে সোণালী কমলা,  
মৃছ মলয়ে নীলা আকাশৰ পৰা লৈছে উশাহ,  
থৰ হৈ আছে মার্টল, ওখকৈ থিয় হৈছে ল'বেল ?  
চিনানে ভালকৈ সেইখন ! আহা তাতেই, আহা তাতেই,  
যেন তোমাৰ লগতে, বাঁকৈ, ময়ো বমঁগৈ !

চিনানে সেই ঘৰ, স্তৰৰ ওপৰত তাৰ চাল,  
জিলিকি থকা মণ্ডপ, খোটালি উষাৰ দৰে উজ্জল,  
যত মৰ্ম্মৰ মৃত্তিয়ে থিয় দি মোক চাই বয়ঃ  
“হেৰ দুর্ভীয়া শিশু, সিহঁতে কি অৱস্থা কবিলে তোৰ ?”  
চিনানে ভালকৈ সেইখন ? আহা তাতেই, আহা তাতেই,  
যেন তোমাৰ লগতে, হে মোৰ বৰীয়া, মই বমঁগৈ !

চিনানে সেই শৃঙ্গ, ওপৰৰ মেঘেচকা গিবিসংকট,  
কুঁৱুলী ভেদি তাত খচ্ছবিলাকে সতৰ্কে দিয়ে খোজ,  
ঘুলিবোৰত বাস কৰে প্ৰাচীন জ্বেগনৰ জ্বাক,  
পৰ্বত নামে গৰা হৈ, তাৰ ওপৰে বাগবে ঢল ?  
চিনানে ভালকৈ সেইখন ? আহা তাতেই, আহা তাতেই,  
সেই পথত, সেইয়া, হে মোৰ পিতৃ, আমি বমঁগৈ !

ঝঁতবৰ কাষত বহি বেজাৰ কবি থকা গ্ৰেটসেনৰ মুখত যি গীত  
ওলায় তাৰ কথা ওপৰত উল্লেখ কৰি আছিছোঁ। এই অনুপম গীত  
সুচাকৈকে অনুবাদ কৰা সন্তুষ্ণ নহয় বুলি এক ইংৰাজী অনুবাদকে  
মন্তব্য কৰিছে। ছুটি ইংৰাজী ভাষণি আৰু জাৰ্মান অভিধানৰ

সহায়ত গীতটোৱ প্ৰথম কলি অসমীয়ালৈ অহুবাদ কৰিবলৈ চেষ্টা  
কৰোতে এইয়াহে শোল—

মনৰ শাস্তি মোৰ গ'ল,  
হিয়া মোৰ গধুৰ হ'ল,  
মই নেপাওঁ তাক,  
আৰু নেপাওঁ কেতিয়াও।

মূল জার্মানত আছে—

Meine Ruh' ist hin,  
Mein Herz ist schwer,  
Ich finde sie nimmer  
Und nimmermehr

গ্যটেই মন্তব্য কৰিছিল বোলে যেতিয়া কিবা এডোখৰ অহুবাদ  
কৰিবলৈ অসম্ভৱ বেন লাগে তেতিয়াহে বিদেশী জাতি আৰু বিদেশী  
ভাষা সম্পর্কে ধাৰণা লাভ কৰিব পাৰি। প্ৰত্যেক ভাষাৰ যে এটি  
সুকীয়া ঠাঁচ আছে এই বিষয়ে তেওঁ অজ্ঞ নাছিল।

বোমাটিক মুগব আন কৰিব দৰে গ্যটেবো প্ৰকৃতিৰ প্ৰতি যথেষ্ট  
অঙ্কা আছিল। বিজ্ঞানী আৰু কৰি ছয়োহিচাৰেই তেওঁ প্ৰকৃতিত  
সৌন্দৰ্য বিচাৰি পাইছিল। বিজ্ঞানৰ সত্যই কাৰ্য্যত কিদবে গঢ় ল'ব  
পাৰে তাৰ চানেকি তেওঁৰ বচিত মেটামোৰকোৱে ডেব প্ৰকাশ্ট-  
হৈল বা উভিদৰ কল্পাস্তৰ নামৰ কাৰ্য্যত পায়। এইখন বৰ্ণনামূলক  
হলেও তাত প্ৰেৰণাৰ অভাৱ নাই। এই কাৰ্য্যত যি বিৰুদ্ধনবাদৰ  
জিলিঙ্গনি লক্ষ্য কৰিব পাৰি সি সময়ত ডাবউইন আৰু বালেছৰ  
হাতত পৰিপক্ব কপ জয়।

গীতিকবিতাৰ পৰা বৰ্ণনামূলক আৰু চিষ্টাপ্ৰধান কৰিভালৈ,  
নাটকৰ পৰা উপন্থ্যাসলৈ, চিঠিৰ পৰা সমালোচনা আৰু আন গচ্ছ  
বচনালৈ, গ্যটেৰ সকলো স্থানতে সময়ৰ লগে লগে পৰিসৰ বাঢ়ি

যোৱা ব্যক্তিক এটিবি আভাস পায়। এইবিলাকব মাজত কোনো শৃঙ্খলাবদ্ধ কৰ্ম নাথাকিব পাৰে ( তেনে ক্ৰম আনকি ফাউন্টেজে দেখা নাযায় ), তথাপি সকলোতে রাগবি যোৱা সময়ৰ সঁহাবি পায়। এটি বদনাম অৱশ্যে এঙ্গেলছ আদি চিন্তাশীল লোকে তেওঁক নিদিয়া নহয়—উদাবপষ্ঠী হৈয়ো ফৰাছী বিশ্঵ৰ আদি যুগান্তবকাৰী ঐতিহাসিক আন্দোলন তেওঁ আওকাণ কবিছিল। আনহাতে, জার্মানিপ্ৰেমিয়ে কব জার্মানিব বাঞ্ছিচাবে থিয় হৰব যি প্ৰচেষ্টা চলিছিল তাতো হাত উজান দিয়া নাছিল। দেশপ্ৰেম নাইবা জাতীয়তাৰ নামত ফৰাছী-বিদেশ নাইবা কোনো বকমৰ বিদ্বেষকে তেওঁ প্ৰশ্ৰয় নিদিছিল। কিন্তু মুঠৰ ওপৰত, তেওঁব কৌতুহল যেনে অস্ফুৰন্ত, কৰ্মসূহাও তেনে অপবিসীম, আৰু সকলো অভিজ্ঞতা আৰু কাৰ্য্যৰ অংৰত আছিল ক্ৰমে পৰিসৰ বঢ়াই যোৱা এক উদাব ব্যক্তিক্ষ। দেশ-বিদেশৰ সাহিত্যৰ মাজত যে এটি যোগসূত্ৰ আছে, এটি যে ‘বিশ্ব-সাহিত্যৰ যুগ’ আহাৰ লাগিছে—এই তথ্য ইউৰোপত গ্যটেয়ে পোনতে প্ৰচাৰ কৰে। মৃত্যুৰ চাৰি বছৰৰ আগতে তেওঁ একাবমানক এদিন কৈছিল, “জাতীয় সাহিত্য এতিয়া নিৰ্বৰ্থক কথা। বিশ্ব-সাহিত্যৰ যুগ বেগাই আহিবলৈ ধৰিছে, আটাইয়ে তাৰ প্ৰগতিব কাৰণেহে যত্ন কবিব লাগে।” সকলো দেশৰ সাহিত্যতকৈ অৱশ্যে পুৰণি গ্ৰীব সাহিত্যই তেওঁব শ্ৰদ্ধা সৰহকৈ আকৰ্ষণ কবিছিল। সকলো পৰিবেশতে যি সৎ নাইবা সত্য তালৈকেহে যে শিল্পীৰ দৃষ্টি থাকিব লাগে, যি কবিয়ে ‘বাজনৈতিক কবিতা’ বচে তেওঁ কবিচিচাবে যে ধৰ্ম পায়, আজ্ঞাৰ স্বাধীনতা আৰু চিন্তাৰ ক্ষেত্ৰত সমদৃষ্টি যে আটাইতকৈ ডাঙৰ কথা, এনে ধাৰণা তেওঁ সুম্পষ্টকৈ দাঙি ধৰিছিল। আনকি যি সময়ত জার্মানিব চিন্তা আৰু বাজনীতি পঞ্চম ইউৰোপৰ চিন্তা আৰু বাজনীতিব পৰা অৰ্তবি আহিবলৈ ধৰিছিল সেই সময়তো তেওঁহে এটি সাৰ্বজনীন আদৰ্শৰ চানেকি উপস্থাপন কবিবলৈ যত্ন কবিছিল।

তেওঁ মন্তব্য কবিছিল, “ব্যক্তি অপ্ৰকাশ্য ( প্ৰকাশ কৰিব

নোৱাৰা) : এই উক্ষিশাৰীত মই সংসাৰ এখন বিচাৰি পাওঁ”। এই  
ব্যক্তি অহংকেন্দ্ৰীয়ৰ প্ৰতীক নহয়, জগতখন বুজিবলৈ নাইবা বিচাৰি  
পাৰলৈ সুচল হোৱা, অনুভব, চিন্তা আৰু কল্পনাৰে সঞ্চীৰিত এপাট  
অন্বহে। নিজক বিচাৰি পাইছিল কাৰণে উপনিষদৰ ‘আঘানং  
বিদ্বি’ আৰু পুৰণি গ্ৰীক দৰ্শনৰ ‘নিজক জানিবা’ নীতি তেওঁ আনক  
আগ বঢ়াব পাৰিছিল। “মাহৰে সাধিব পৰা আটাইতকৈ উচ্চ  
কৰ্ম্ম হ'ল নিজৰ অনুভব আৰু চিন্তাসম্পর্কে সম্পূৰ্ণ জ্ঞান আয়ত্ত  
কৰিব পৰাটো, কিয়নো ইয়াৰ সহায়ত তেওঁ আনৰো অন্তৰ ঘনিষ্ঠ-  
ভাবে জানিবলৈ সমৰ্থ হয়। কেতবিলাক লোক স্বাভাৱিকতে  
এই শক্তি লৈ জন্মগ্ৰহণ কৰে আৰু অভিজ্ঞতাৰ সহায়ত কৰ্মণ  
কৰি ইয়াক ব্যৱহাৰিক জগতত প্ৰয়োগ কৰে। এই শক্তিয়ে যি  
সামৰ্থ্য দিয়ে তাৰ সহায়ত সংসাৰ আৰু সংসাৰৰ সুযোগবিলাকৰ পৰা  
ওঁলোক সৰহকৈ লাভবান হয়। আনহাতে কৰিও এই শক্তি লৈয়ে  
ওপজে, মাথোন তেওঁ ইয়াৰ কৰ্মণ সাংসাৰিক লাভৰ কাৰণে নকৰে,  
কৰে এক উচ্চ আধ্যাত্মিক আৰু জাগতিক উদ্দেশ্যত। খেকছপিয়াৰক  
যদি আমি কবিসকলৰ মাজত এজন মহান এইবুলি কওঁ, তাৰ অৰ্থ  
হ'ল যে তেওঁ সংসাৰখন যিমান যথাৰ্থভাবে প্ৰত্যক্ষ কৰিছে সেইদৰে  
নিচেই কমসংখ্যকেহে কৰিব পাৰিছে, আৰু সেই নিচেই কমসংখ্যকে  
সংসাৰসম্পর্কে তেওঁলোকৰ যি আভ্যন্তৰিক ধ্যান আৰু চেতনা  
অভিব্যক্ত কৰিছে তাৰ অৰ্থ আৰু চেতনাত তেওঁৰ সমান গভীৰ  
অনুরূপতাৰ দেখুৱাৰ পৰা নাই।” এই আঘাজ্ঞানে তেওঁক আঘাসংযমৰ  
সাৰ্থকতাও শিকাইছিল। এই কাৰণেই ভাটী বয়সত তেওঁ মন্তব্য  
কৰিছিল এইদৰে—“তোমাৰ দেহলাউ হাতৰ পৰা পিচলি গ'ল আৰু  
তুমি তাকেই বিনাই থাকা—এইদৰে তোমাৰ উৎকৰ্ষ অসন্তুৰ ;  
জীৱনৰ খোজৰ সৈতে খোজ মিলোৱা আৰু সময়ে সময়ে নিজক  
পৰীক্ষা কৰি চোৱা, জীয়াই আছানে মৰিছা, তেওঁয়াহে তাৰ চিন  
ওলাব।” “কাৰ্য্যৰ জৰিয়তহে আমি শিক্ষা, চিন্তাৰ জৰিয়তে নহয়”,

নাইবা “দিনব কাম দিনে কবি যোৱা,” আদি উক্তিত গ্যটের উপলক্ষ  
কেতবোৰ সংক্ষিত হৈ আছে।

গ্যটেৰ জীৱন-দৰ্শনৰ প্ৰভাৱ ইংৰাজ লিখক কালৰ্টেইলৰ ছাঁচাৰ  
বিছাঁচাৰ আদি কিতাপত লক্ষ্য কৰিব পাৰিব। এই দৰ্শনৰ ভাৰতীয়  
কৰ্ম্মযোগৰ লগত সামৃদ্ধ্য থকা যেন লাগে। গ্যটেই অমুৰাদৰ  
জৰিয়তে শকুন্তলা নাটকৰ সোৱাদ পাই অতি তৃপ্তি লাভ  
কৰিছিল। শকুন্তলাৰ প্ৰস্তাৱনাৰ আৰ্হি গ্যটেই কাউষ্টৰ আবন্ধনিতে  
থকা বঙ্গমধুসম্পর্কীয় উক্তিত অমুকবণ কৰিছে। সেই সময়ত  
ইউৰোপত ভাৰতীয় সাহিত্যৰ সমাদৰ বাঢ়িছিল। গ্যটেৰ চিন্তাত  
ভাৰতীয় দৰ্শনৰ আঁচ পৰিব পাৰে।